

3 (Sem-6) MAT 1

2 0 1 9

MATHEMATICS

(General)

Paper : 6.1

(Linear Algebra and Complex Analysis)

Full Marks : 80

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Answer either in English or in Assamese

1. Answer the following questions : $1 \times 10 = 10$

নিম্নোক্ত প্রশ্নবোৰৰ উত্তৰ দিয়া :

(a) Is set $\{(1, 0), (1, 1)\}$ a basis for $\mathbb{R}^2(\mathbb{R})$?

$\{(1, 0), (1, 1)\}$ সংহতিটো $\mathbb{R}^2(\mathbb{R})$ -ৰ এটা ভূমি হয়নে ?

(b) Write the rank of the unit matrix

$$I_3 = \begin{bmatrix} 1 & 0 & 0 \\ 0 & 1 & 0 \\ 0 & 0 & 1 \end{bmatrix}$$

একক মৌলকক্ষ $I_3 = \begin{bmatrix} 1 & 0 & 0 \\ 0 & 1 & 0 \\ 0 & 0 & 1 \end{bmatrix}$ -ৰ কোটি লিখা ।

(2)

- (c) U is a subspace of the vector space $V(F)$ and $a \in F$. Is $aU = U$?
 $V(F)$ সদিশ ছানৰ U এখন উপস্থান আৰু $a \in F$.
তেন্তে $aU = U$ হওনে ?
- (d) Mention Cauchy-Riemann equations.
ক'ছি-বিধানৰ সমীকৰণসমূহ উল্লেখ কৰা।
- (e) Give an example of a finite vector space.
এখন সীমিত সদিশ ছানৰ উদাহৰণ দিয়া।
- (f) Define analytic function.
বৈধিক ফলনৰ সংজ্ঞা দিয়া।
- (g) Can an elementary transformation change the rank of a matrix?
প্রাথমিক কাপান্তৰণ এটাই মৌলিকক্ষৰ কোটি পৰিবৰ্তন
কৰিব পাৰেনে ?
- (h) Which of the following functions is a linear transformation from \mathbb{R}^2 to \mathbb{R}^2 ?
নিম্নোক্ত কোনটো ফলন \mathbb{R}^2 -ৰ পৰা \mathbb{R}^2 -লৈ এটা
বৈধিক কাপান্তৰণ ?
- (i) $T(x, y) = (x - y, x + y)$
 - (ii) $T(x, y) = (x + 1, y - 1)$
 - (iii) $T(x, y) = (x^2, y^2)$
- (i) Write the normal form of the matrix A , where
 A মৌলিকক্ষৰ প্ৰসাধন্য কপটো লিখা, য'ত
- $$A = \begin{bmatrix} 0 & 1 & 0 \\ 0 & 0 & 1 \\ 0 & 0 & 0 \end{bmatrix}$$

A9/679

(Continued)

(3)

- (j) Is the set $S = \{(1, 0, 0), (0, 1, 0)\}$ linearly independent subset of vector space $V_3(\mathbb{R})$?
 $S = \{(1, 0, 0), (0, 1, 0)\}$ সংহতিটো $V_3(\mathbb{R})$ সদিশ
ছানৰ এটা বৈধিকভাৱে স্বতন্ত্ৰ উপসংহতি হওনে ?

2. Answer any two of the following questions :

 $2 \times 2 = 4$

তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো দুটাৰ উত্তৰ লিখা :

- (a) If two vectors in a vector space are linearly dependent, then show that one vector is a scalar multiple of the other.
যদি এখন সদিশ ছানৰ দুটা মৌল বৈধিকভাৱে পৰতন্ত্ৰ
হয়, তেন্তে দেখুওৱা যে সিহাঁতৰ এটা আনটোৰ ক্লোৰ
গুণফল।
- (b) Prove that $U = \{(0, a, b) : a, b \in \mathbb{R}\}$ is a linear subspace of $\mathbb{R}^3(\mathbb{R})$.
প্ৰমাণ কৰা যে $U = \{(0, a, b) : a, b \in \mathbb{R}\}$ সংহতিটো
 $\mathbb{R}^3(\mathbb{R})$ -ৰ এটা বৈধিক উপস্থান।
- (c) If $T : U(F) \rightarrow V(F)$ is a linear mapping, then show that $T(-u) = -T(u)$, $\forall u \in U$.
যদি $T : U(F) \rightarrow V(F)$ এটা বৈধিক ফলন হয়, তেন্তে
দেখুওৱা যে $T(-u) = -T(u)$, $\forall u \in U$.

3. Answer any three of the following questions :

 $2 \times 3 = 6$

তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো তিনিটোৰ উত্তৰ লিখা :

- (a) Show that $u = e^x \cos y$ is a harmonic function.
দেখুওৱা যে, $u = e^x \cos y$ এটা হৰাত্মক ফলন।

A9/679

(Turn Over)

(4)

- (b) If $f(z) = \frac{x^3y(y-ix)}{x^6+y^2}$, $z \neq 0$, $f(0) = 0$, then prove that

$$\lim_{z \rightarrow 0} \frac{f(z) - f(0)}{z} = 0$$

where $z \rightarrow 0$ along any radius vector.

যদি $f(z) = \frac{x^3y(y-ix)}{x^6+y^2}$, $z \neq 0$, $f(0) = 0$, তেন্তে

প্রমাণ করা যে

$$\lim_{z \rightarrow 0} \frac{f(z) - f(0)}{z} = 0$$

য'ত যি কোনো সদিশ ব্যাসাখই দি $z \rightarrow 0$ হয়।

- (c) Prove that (প্রমাণ করা যে)

$$\frac{d}{dz} (\log_e z) = \frac{1}{z}$$

- (d) If $z_1, z_2 \in \mathbb{C}$, then prove that

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2(|z_1|^2 + |z_2|^2)$$

যদি $z_1, z_2 \in \mathbb{C}$, তেন্তে প্রমাণ করা যে,

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2(|z_1|^2 + |z_2|^2)$$

4. Answer any four of the following questions :

$$5 \times 4 = 20$$

তলত দিয়া প্রশ্নবোৰ যি কোনো চাৰিটাৰ উক্তিৰ লিখা :

- (a) Prove that a non-empty subset W of a vector space $V(F)$ is a subspace, if

$$a, b \in F, u, v \in W \Rightarrow au + bv \in W$$

(5)

প্রমাণ কৰা যে $V(F)$ সদিশ ছানৰ এটা অশূন্য উপসংহতি W এখন উপছান হ'ব, যদি

$$a, b \in F, u, v \in W \Rightarrow au + bv \in W$$

- (b) Show that the vectors $(1, 1, 0, 0)$, $(0, 1, -1, 0)$ and $(0, 0, 0, 3)$ in \mathbb{R}^4 are linearly independent.

দেখুওৱা যে \mathbb{R}^4 -ৰ $(1, 1, 0, 0)$, $(0, 1, -1, 0)$ আৰু $(0, 0, 0, 3)$ ভেক্টৰকেইটা বৈধিকভাৱে স্বতন্ত্র।

- (c) Prove that any superset of a linearly dependent set is linearly dependent.

প্রমাণ কৰা যে বৈধিকভাৱে পৰতন্ত্র সংহতিৰ যি কোনো অধিসংহতি বৈধিকভাৱে পৰতন্ত্র।

- (d) If S and T are subsets of a vector space $V(F)$, then show that

$$L(S \cup T) = L(S) + L(T)$$

যদি S আৰু T সংহতি দুটা এখন সদিশ ছান $V(F)$ -ৰ উপসংহতি হয়, তেন্তে

$$L(S \cup T) = L(S) + L(T)$$

- (e) Prove that $W_1 \cap W_2$ is a subspace of $V(F)$, if W_1 and W_2 are subspaces of $V(F)$.

যদি W_1 আৰু W_2 সংহতি দুটা $V(F)$ সদিশ ছানৰ উপছান হয়, তেন্তে $W_1 \cap W_2$ ও $V(F)$ -ৰ এটা উপছান হ'ব বুলি প্রমাণ কৰা।

(6)

- (f) Show that the function $f : V_3(F) \rightarrow V_2(F)$ defined by $f(x_1, x_2, x_3) = (x_2, x_3)$ is a linear transformation.

প্রমাণ করা যে $f(x_1, x_2, x_3) = (x_2, x_3)$ -র দ্বাৰা
সংজ্ঞাবদ্ধ $f : V_3(F) \rightarrow V_2(F)$ ফলনটো এটা বৈধিক
কণাত্তৰণ।

5. Answer any two of the following questions :

5×2=10

তলত দিয়া প্রশ্নবোৰৰ যি কোনো দুটাৰ উত্তৰ লিখা :

- (a) Prove that $f(z) = u(x, y) + iv(x, y)$ is continuous at $z_0 = x_0 + iy_0$, iff $u(x, y)$ and $v(x, y)$ are continuous at (x_0, y_0) .

প্রমাণ করা যে $f(z) = u(x, y) + iv(x, y)$ ফলনটো $z_0 = x_0 + iy_0$ বিন্দুত অবিছিম, যদি আৰু যদিহে $u(x, y)$ আৰু $v(x, y)$ ফলন দুটা (x_0, y_0) বিন্দুত অবিছিম।

- (b) Using Cauchy's integral formula, evaluate $\oint_C \frac{z^3}{z-2i} dz$, where C is the circle $|z-2|=5$.

C-য়ে $|z-2|=5$ বৃত্তটোক বুজালে ক'ছিৰ সমাকলন
সূত্ৰ ব্যৱহাৰ কৰি $\oint_C \frac{z^3}{z-2i} dz$ -ৰ মান নিৰ্ণয় কৰা।

- (c) State and prove Cauchy's integral formula.

ক'ছিৰ সমাকলন সূত্ৰটো উল্লেখ কৰা আৰু প্রমাণ কৰা।

(7)

6. Verify Cayley-Hamilton theorem for the following matrix A and hence find A^{-1} : 10

নিম্নোক্ত মৌলকক্ষ A -ৰ বাবে কেলি-হেমিল্টন উপপাদ্যটো
প্রতিপন্থ কৰা আৰু তাৰপৰ A^{-1} নিৰ্ণয় কৰা :

$$A = \begin{bmatrix} 1 & 0 & 2 \\ 0 & -1 & 1 \\ 0 & 1 & 0 \end{bmatrix}$$

Or / অথবা

Find all eigenvalues and eigenvectors of the matrix A, where

A মৌলকক্ষৰ সকলোৰোৰ আইগেন মান আৰু আইগেন ভেক্টৰ
উলিওৰা, য'ত

$$A = \begin{bmatrix} 1 & 1 & 1 \\ 1 & 1 & 1 \\ 1 & 1 & 1 \end{bmatrix}$$

7. State various elementary transformations of a matrix. Reduce the following matrix A to normal form and hence find its rank :

3+6+1=10

মৌলকক্ষৰ বিভিন্ন প্রাথমিক কণাত্তৰসমূহ লিখা। তলৰ A
মৌলকক্ষটো প্ৰসামান্য আকাৰলৈ কণাত্তৰ কৰা আৰু তাৰ পৰা
ইয়াৰ কোটি নিৰ্ণয় কৰা :

$$A = \begin{bmatrix} 1 & 2 & 1 & 0 \\ -2 & 4 & 3 & 0 \\ 3 & 0 & 4 & -5 \end{bmatrix}$$

(8)

Or / অথবা

What is meant by echelon form of a matrix?
Reduce the following matrix to echelon form
and hence find its rank :

10

মৌলকক্ষের ইকেলন আকার বুলিলে কি বুজায়? তলৰ
মৌলকক্ষটো ইকেলন আকারত প্রকাশ কৰা আৰু তাৰ পৰা
কোটি নিৰ্ণয় কৰা :

$$\begin{bmatrix} 3 & -2 & 0 & -1 \\ 0 & 2 & 2 & 1 \\ 0 & 1 & 2 & 1 \\ 1 & -2 & -3 & 2 \end{bmatrix}$$

8. Prove that $\oint_C \frac{z^2 - z + 1}{z-1} dz = 2\pi i$, where C is
the circle $|z|=1$. 10

প্ৰমাণ কৰা যে $\oint_C \frac{z^2 - z + 1}{z-1} dz = 2\pi i$, য'ত C হৈছে
 $|z|=1$ বৃত্ত।

Or / অথবা

Find the analytic function whose real part is

$$u = e^{-x} [(x^2 - y^2) \cos y + 2xy \sin y]$$

Also show that u is harmonic.

$$u = e^{-x} [(x^2 - y^2) \cos y + 2xy \sin y]$$

বাস্তৱ অংশবিশিষ্ট বৈশ্লেষিক ফলনটো নিৰ্ণয় কৰা। লগতে
দেখুওৱা যে u এটা হ্রাস্বক ফলন।

★ ★ ★